

খোতবা জুমা

হজৰত মছীহ মাওউদ (আঃ)ৰ মোবাৰক বাণীৰ আধাৰত সমস্যা আৰু দুখ কষ্টৰ সময়ত ধৈৰ্য ধাৰণ কৰাৰ নচিহত। যদি প্ৰত্যেক আহমদীয়ে নিজৰ নিজৰ দায়িত্ব চম্ভালি লয় তেন্তে বহুতো সমস্যাৰ সমাধান আমাৰ আচাৰ-আচৰণ আৰু দোৱাৰ জৰিয়তে ওলাই আহিব।

ছৈয়দিনা হজৰত আমিৰুল মোমিনি খলিফাতুল মছীহ আল-খামিছ (আইঃ)য়ে ২৮ এপ্ৰিল ২০২০ চনত মছজিদ মোবাৰক ইছলামাবাদ টিলফোর্ড (বৃটেইনত) প্ৰদান কৰা জুমাৰ খোতবাৰ সাৰাংশ

أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ أَمَّا بَعْدُ فَأَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ - بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ - الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ - الرَّحْمَنِ الرَّحِيمِ - مَلِكِ يَوْمِ الدِّينِ - إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ - اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ - صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ -

তাহাখদ তাউজ আৰু ছুবা ফাতিহা পাঠৰ পিছত হজৰ আনোৱাৰ (আইঃ)য়ে কয় যে কিছুমান লোকে বৰ গুৰুত্বপূৰ্ণ প্ৰমাণ আদিৰ সৈতে মৌলৈ লিখিছে যে পাকিস্তান নাইবা বেলেগ আৰু কিছুমান ঠাই আছে, য'ত জামাতৰ পৰিস্থিতিৰ ওপৰত আমি ধৈৰ্য ধাৰণ কৰাৰ পৰিৱৰ্তে কিছু প্ৰতিক্ৰিয়া দেখুৱা উচিত হ'ব। ইয়াৰ লগতে হজৰত মুচলেহ মাওউদ (ৰাঃ)ৰ উদাহৰণ আগবঢ়াইছে যে তেখেত (ৰাঃ)ৰ যুগত কিছুমান ঠাইত এনেকুৱা কাৰ্যৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু এই উদাহৰণ সম্পূৰ্ণ ভাৱে ভুল তথ্য। তেখেত (ৰাঃ)য়ে কেতিয়াও আগ-পিছ নেভাৰি গণ্ডগোলীয়া মিছিল উলিয়াবলৈ অনুমতি দিয়া নাছিল। কেতিয়াবা কোনো ঠাইত যদি কিবা প্ৰতিবাদ স্বৰূপ কৰিবলগীয়া হৈছিল তেন্তে সেয়া খলিফা ওয়াক্তৰ অনুমতি সাপেক্ষে হৈছিল। এনেকুৱা কেতিয়াও হোৱা নাছিল যে প্ৰত্যেক বিষয়াবৰ্গক লৈ একেলগে এটা মিছিল ৰাস্তাত বা কাৰ্যালয়ত উলিয়াব।

ভাৰত বিভাজনৰ আগত যেতিয়া ইংৰাজৰ শাসন আছিল আৰু আমাৰ বিৰুদ্ধবাদী অফিচাৰ সকলে হজৰত মুচলেহ মাওউদ (ৰাঃ)ৰ ভাষণ সমূহ ইংৰাজ বিৰোধী আখ্যা দি তেখেত (ৰাঃ)ৰ ওপৰত অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিল যদিও প্ৰত্যেকবাৰেই অসফল হৈ থাকিছিল। হজৰত মুচলেহ মাওউদ (ৰাঃ)য়ে বিৰুদ্ধবাদী সকলক আৰু চৰকাৰী বিষয়া বৰ্গক, সিহঁতৰ কৰ্মকাণ্ড আঙুলিয়াই দিছিল আৰু জামাতক নচিহত কৰিছিল যে আহ্মিয়া সকলৰ জামাতৰ কাম হ'ল ধৈৰ্য ধাৰণ কৰা আৰু দেশৰ আইন মানি চলা। এনেদৰে যেতিয়াই বিৰোধী অফিচাৰ সকলে কোনো ষড়যন্ত্ৰ কৰিছিল তেতিয়াই সিহঁতৰ কৌশল বিফল হৈ গৈছিল। গতিকে এয়া কেনেদৰে সম্ভৱ যে তেখেত (ৰাঃ)য়ে ইছলাম আৰু হজৰত মছীহ মাওউদ (আঃ)ৰ শিক্ষাৰ বিৰুদ্ধে গৈছিল বা অৱমাননা কৰিছিল।

হজৰত মছীহ মাওউদ (আঃ)য়ে অসংখ্য ঠাইত ধৈৰ্য আৰু দোৱাৰ শিক্ষা আগবঢ়াই কৈছে যে যিসকলৰ ভৰি

দুৰ্বল (মনোবল হীন) আৰু মোৰ লগত এই উখোৰা-মোখৰা বাটত খোজ দিব নোৱাৰে, তেওঁলোকে মোক এৰি যাওঁক। গতিকে এয়া একমাত্ৰ ধৈৰ্যহে আছে, যিয়ে বিশ্বত জামাতক একছত্ৰী জামাত হিচাপে প্ৰতিষ্ঠা কৰিছে।

কোনো কোনো মিডিয়াৰ লোকক মই কওঁ যে যিসকলে আমাক দুখ কষ্ট দি আছে, আমাৰ অন্যায কৰি আছে তেওঁলোকৰ মাজৰ পৰাই আকৌ আহমদীয়ত গ্ৰহণ কৰি আছে আৰু বেলেগ লোক সকলেও আহি আছে। আমাৰ মন মস্তিষ্কও তেওঁলোকৰ দৰেই আছিল, আমিও তেওঁলোকৰ দৰেই কাম আৰু প্ৰতিবাদ কৰি দেখুৱাব পাৰো। কিন্তু আমি তেওঁলোকৰ দৰে হ'ব নোৱাৰো কাৰণ আমি যুগৰ ইমামক মানি লৈছো, যিজনে শান্তি বজায় ৰাখিবলৈ আৰু আল্লাহ তা'লাৰ কৃপাৰ অধিকাৰী হ'বলৈ এই শিক্ষা দিছে যে তোমালোকে আইনৰ চাৰিসীমাৰ ভিতৰত থাকি শান্তিৰ সৈতে নিজৰ অধিকাৰ লাভ কৰিবলৈ চেষ্টা কৰা। গতিকে এয়াই স্পষ্ট কথা যে এইবোৰ আশ্বিয়া সকলৰ ইতিহাসত আছে আৰু এয়াই হজৰত মছীহ মাওউদ (আঃ)য়ে আমাক শিক্ষা দিছে যে আমি ধৈৰ্য ধাৰণ কৰিব লাগিব। মুঠতে এনে উত্তৰ শুনি মানুহে আচৰিত হয় আৰু প্ৰশংসনীয় বিষয় যে এয়াই শান্তিতে থকা সকলৰ প্ৰতিবাদ স্বৰূপে কৰণীয় কাৰ্য।

হজৰত মুচলেহ মাওউদ (ৰাঃ)য়ে ধৈৰ্য ধাৰণ কৰাটোক চৰম পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে নিৰ্ধাৰণ কৰি কৈছে যে এয়া আশ্বিয়া সকলৰ জামাতৰ গুৰুত্বপূৰ্ণ আৰু প্ৰথম ফৰজৰ ভিতৰত পৰে, যাৰ অবিহনে কোনো জামাতে উন্নতি সাধন কৰিব নোৱাৰে আৰু জগতকও নিজৰ পিছে পিছে চলিবলৈ বাধ্য কৰিব নোৱাৰে। এনেকি কোনো এটা জামাত এনেকুৱা অতিবাহিত হোৱা নাই যে এই ফৰজ আদায় কৰা অবিহনেই কৃতকাৰ্যতাৰ মুখ দেখিবলৈ পাইছে।

হজৰত মুচলেহ মাওউদ (ৰাঃ)য়ে কৈছে যে ধৈৰ্য ধাৰণৰ দুটা ধৰণ আছে। ইয়াৰে এটা হ'ল মানুহৰ প্ৰতিবাদী কাৰ্য সম্পাদনৰ শক্তি আছে যদিও তাত সি ধৈৰ্য ধাৰণ কৰিছে। আনটো হ'ল সেই সময়ত ধৈৰ্য ধাৰণ কৰা যেতিয়া মোকাবিলা কৰাৰ শক্তি নোহোৱা হয়। অৰ্থাৎ বাধ্যগত ভাৱে ধৈৰ্য ধাৰণ কৰা; আল্লাহ তা'লা বিভিন্ন ঠাইত ধৈৰ্য ধাৰণ কৰাৰ শিক্ষা প্ৰদান কৰিছে। আল্লাহ তা'লাৰ আদেশ-নিষেধ সমূহ আগত ৰাখি ধৈৰ্য ধাৰণ কৰাৰ তিনিটা অৰ্থ আছে। প্ৰথম, হ'ল গোনাহৰ পৰা দূৰত থকা আৰু নিজৰ প্ৰবৃত্তিক তাৰ পৰা দমন কৰি থকা। দ্বিতীয় পুণ্য দৃঢ়তাৰে প্ৰতিষ্ঠিত ৰখা; তৃতীয়তে হ'ল কন্দা-কটা; আফছোছ আদিৰ পৰা আঁতৰত থকা। প্ৰথমটো অৰ্থ অনুসৰি সদায় আৰু নিৰবিচ্ছিন্ন ভাৱে সেইবোৰ গোনাহ দূৰত ৰাখিব লাগিব, যিবোৰে এজনক গোনাহৰ ফালে টানি লৈ যায় আৰু সেইবোৰ গোনাহ ৰুখ কৰিবলৈ সাজু থকা যিবোৰে ভৱিষ্যতত তাক আকৰ্ষণ কৰিব পাৰে। দ্বিতীয় অৰ্থ অনুসৰি মানুহে দৃঢ়তাৰে সৈতে সেইবোৰ নেকিৰ ওপৰত প্ৰতিষ্ঠিত থাকিব লাগিব, যিবোৰ তেওঁ অৰ্জন কৰিছে আৰু সেইবোৰ অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগিব যিবোৰ তেতিয়াও সি অৰ্জন কৰিব পৰা নাই। এয়াও এটা ধৈৰ্য্যৰ শ্ৰেণী বিভাগ, যিয়ে মানুহক আল্লাহ তা'লাৰ সান্নিধ্যলৈ লৈ যায় আৰু এই সান্নিধ্য দোৱাৰ দ্বাৰাহে পোৱা যাব পাৰে।

আল্লাহ তা'লা কৈছে যে **ওৱাছতায়িনু বিছাবৰে ওৱাছালাত, ওৱা ইনাহা লাকাবিৰাতুন ইল্লা আলাল খাশ্বিঈন** অৰ্থাৎ আৰু ধৈৰ্য আৰু দোৱাৰে সৈতে আল্লাহৰ সহায় বিচৰা আৰু বাস্তৱিকতে এইটো বিনয়ী সকলৰ বাহিৰে আইনৰ পক্ষে কঠিন বিষয়। আল্লাহক ভয় কৰা সকলে আৰু নম্ৰতা প্ৰদৰ্শন কৰোঁতা সকলে, এনেকুৱা ধৈৰ্য প্ৰদৰ্শন কৰিব পাৰে, যিসকলে আল্লাহ তা'লাৰ সন্তুষ্টি বিচাৰে। আকৌ কৈছে যে **ওৱাল্লাজিনা ছাবাৰুৰ তিগাতা ওৱাজহি ৰাববিহিম ওৱা আকামুছালাতা ওৱা আনফাকু মিন্মা ৰাজাকনাহম ছুৰবাও ওৱা আলানিয়াতাও ওৱা ইয়াদৰায়ুনা বিলহাছানাতিছায়য়িতাতা উলাইকা লাহুম উকবাদ্ধাৰি** আৰু যি সকলে নিজৰ সৃষ্টিকৰ্ত্তাৰ সন্তুষ্টি বিচৰাত দৃঢ়তা অৰলম্বন কৰে আৰু উত্তম ভাৱে নামাজ প্ৰতিষ্ঠিত ৰাখে আৰু যিবোৰ আমি তাক প্ৰদান কৰিছোঁ তাৰ

পৰা গোপনে আৰু প্ৰকাশ্যে আমাৰ বাস্তৱত খৰচ কৰে আৰু যিয়ে গোনাহক নেকিৰ জৰিয়তে আঁতৰাই ৰাখে, তাৰ বাবে ঘৰৰ উত্তম ফলাফল নিৰ্দ্ধাৰণ কৰা হৈছে। গতিকে ধৈৰ্য হ'ল নিয়মিত ভাৱে বিনয়ী আৰু প্ৰশান্তি আৰু দোৱাৰ জৰিয়তে আল্লাহ তা'লাৰ কৃপা ভিক্ষাৰ নাম। এয়া গৈ সেই সময়ত সম্ভৱ হ'ব যেতিয়া আমি নিজৰ অৱস্থা আল্লাহ তা'লাৰ শিক্ষা অনুযায়ী বনাই ল'ম আৰু আমাৰ জীৱন অতিবাহিত কৰিম আৰু আল্লাহ তা'লাৰ সন্তুষ্টি অৰ্জন কৰাটো আমাৰ বাঞ্ছা হ'ব। শত্ৰু সকলে বিচাৰে যে আমি সিহঁতৰ বিৰুদ্ধে প্ৰতিবাদ কৰো আৰু সিহঁতে যেন আমাৰ ওপৰত আৰু জুলুম অত্যাচাৰ কৰিব পাৰে আৰু আমাৰ নিজামৰ ওপৰত যেন প্ৰতিবন্ধকতা জাপি দিব পাৰে। বৰ্তমানে কিছুমান চৰকাৰী বিষয়া বৰ্গ সকলে আমাৰ বিৰুদ্ধবাদী সকলক সহায় কৰি আছে। আশ্ৰয় প্ৰদান কৰি আছে আৰু এনেকুৱা কাৰ্যই পৰিৱেশ উত্তাল কৰি আছে। জামাতৰ ইতিহাসত এনে কিছুমান ঘটনা উল্লেখ আছে, যিবোৰৰ কাৰণে জামাতৰ বহুত ক্ষতি হৈছে। কিন্তু যেতিয়া ধৈৰ্যৰে সৈতে পৰিৱেশ সুস্থ কৰিবলৈ চেষ্টা কৰা হৈছিল, তেতিয়া অলপ হলেও সেইবোৰৰ সাম কাটিছিল। এনেদৰে কৰা কাৰ্যই কিছুমান অফিচাৰৰ ওপৰত প্ৰভাৱ পেলাইছিল। আমাক মাৰ-পিট কৰাৰ বিপৰীতে আমি তেনেকুৱা কৰিলে আমাৰ তবলিগ শূনা লোক সকলৰ ওপৰত বেয়া প্ৰভাৱ পৰিব; আৰু তেওঁলোকে ক'ব যে হজৰত মছীহ মাওউদ (আঃ)য়ে আহি কোনো পৰিৱৰ্তন সাধন কৰিছে যে তাৰ কাৰণে আমি তাৰ জামাতভুক্ত হ'ম? গতিকে এয়া মনত ৰাখিব লাগিব যে আমি জামাতৰ অধিক সাফল্যৰ বাবে সকলো সমস্যাৰ ক্ষেত্ৰত ধৈৰ্যৰ সৈতে আঙুৰাই যাব লাগিব। হজৰত মছীহ মাওউদ (আঃ)য়ে আমাক এই শিক্ষা দিছে যে বেলেগৰ অন্যান্য অত্যাচাৰ ধৈৰ্যৰ সৈতে সহ্য কৰি যোৱা।

আঁহজৰত (ছাঃ)ৰ যুগত কিছুমান মানুহে তেখেত (ছাঃ)আৰু চাহাবা সকলৰ ধৈৰ্যৰ দৃশ্য দেখি ঈমান অনা কৰিছিল। এনেকুৱা দৃষ্টান্ত হজৰত মছীহ মাওউদ (আঃ)ৰ সময়তও হোৱা দেখিবলৈ পোৱা যায় যে কিছুমান মানুহে তেখেত (আঃ)ৰ ধৈৰ্য আৰু আচাৰ-আচৰণত মুগ্ধ হৈ তেখেত (আঃ)ৰ জামাতভুক্ত হৈছিল আৰু আজিও তেনেকুৱা ঘটি আছে। হজৰত মছীহ মাওউদ (আঃ)য়ে কৈছে যে আমাৰ জামাতৰ বাবেও সেই সমস্যা ৰৈ আছে। যিবোৰ সমস্যাৰ সন্মুখীন আঁহজৰত (ছাঃ)য়ে হ'বলগীয়া হৈছিল। মনত ৰাখিবা, এনেধৰণৰ উদ্ভৱ হোৱাৰ প্ৰয়োজন আছে যাতে খোদা তা'লাৰ ওপৰত ঈমান শক্তিশালী হয় আৰু পৱিত্ৰ পৰিৱৰ্তনৰ সুযোগ পোৱা যায়। মই তোমালোকক কওঁ যে আল্লাহ তা'লা ইমানখিনিতে সামৰিছে যে যদি কোনো ব্যক্তিয়ে এই জামাতৰ অন্তৰ্ভুক্ত হৈ ধৈৰ্য সহ্যৰ মাজেৰে নচলে তেন্তে সি এই জামাতৰ গণ্ডীৰ ভিতৰত নহয়। গতিকে নিজৰ সকলো সমস্যা খোদা তা'লাৰ হাতত ন্যস্ত কৰা। গালি-শপনি শুনিও সহ্য কৰি যোৱা। যিহেতু মই সহ্য কৰি গৈ আছো। গতিকে তোমালোকৰ কাম হ'ল তোমালোকেও সহ্য কৰি থাকা।

বৰ্তমানে বিশ্বৰ প্ৰত্যেক দেশতেই হজৰত মছীহ মাওউদ (আঃ)ৰ পয়গাম পৌচাই গৈছে আৰু জামাত প্ৰতিষ্ঠিত হৈছে। কিয়! এইবোৰ কোনো প্ৰতিবাদী কাৰ্যৰ নাইবা শক্তিৰ জৰিয়তে হৈছে নে? নাই হোৱা। বৰং এয়া কোৰবানী আৰু ধৈৰ্য আৰু দোৱাৰহে ফল। গতিকে আমি সদায় ধৈৰ্য ধাৰণ কৰিব লাগিব

হজৰত মছীহ মাওউদ (আঃ)য়ে কৈছে যে হজৰত মুছা (আঃ)ৰ সম্প্ৰদায়ে তেখেতক অতি সোনকালেই মালি লৈছিল, সেয়ে তেখেতৰ সম্প্ৰদায়ৰ ফালৰ পৰা কোনো সমস্যাৰ উদ্ভৱ হোৱা নাছিল, কিন্তু আঁহজৰত (ছাঃ)য়ে নিজৰ সম্প্ৰদায়ৰ ফালৰ পৰা কঠিন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেখেত (ছাঃ)য়ে এই বিপদৰ ছিলছিল। তেৰ বছৰ লৈকে সহ্য কৰি থাকিছিল আৰু খোদা তা'লাৰ ফালৰ পৰা তেখেতে (ছাঃ)ক ধৈৰ্য ধাৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। বাৰে বাৰে নিৰ্দেশ আহিছিল যে যেনেকৈ আগৰ নবী সকলে ধৈৰ্য ধৰিছিল তেনেকৈ তুমি ধৈৰ্য ধাৰণ কৰি থাকা। গতিকে তেখেত (ছাঃ)য়ে কেতিয়াও নিৰাশ হোৱা নাই, বৰং সদায় খোজ আগলৈ বুলি বঢ়াই লৈ

গৈছিল।

কোনোবা এখন গাঁৱৰ এজন আহমদীয়ে হজৰত মছীহ মাওউদ (আঃ)ৰ ওচৰত আহি উপস্থিত হয় আৰু আবেদন কৰে যে মোৰ গাঁৱৰ মাদ্ৰাছাৰ এজন মৌলবী জামাতৰ ঘোৰ বিৰোধী আৰু মোক বৰ কষ্ট দি আছে। হজৰত আপুনি দোৱা কৰক আল্লাহ তা'লা যেন সেই মৌলবী জনক তাৰ পৰা গুচাই দিয়ে। তেতিয়া হজৰত মছীহ মাওউদ (আঃ)য়ে মিচিকিয়াই কৈছিল, এই জামাতত যিহেতু আহিছা, সেয়ে ইয়াৰ শিক্ষাৰ ওপৰত আমল কৰি যোৱা। যদি দুখ-কষ্ট সহ্য নকৰা তেন্তে নেকি কেনেকৈ পাবা। পয়গম্বৰে খোদা তেৰ বছৰ কাল দুখ যন্ত্ৰণা ভুগিছিল। তথাপি চাহাবা সকলক ধৈৰ্য ধাৰণ কৰাৰ শিক্ষা দিছিল। আল্লাহ তা'লা ইচ্ছা কৰিছে যে এই পৱিত্ৰ জামাতক বিশ্বত বিস্তাৰ কৰিব আৰু খোদা তা'লা তোমালোকক ইয়াৰ জৰিয়তে ধৈৰ্য ধাৰণৰ শিক্ষা দিব বিচাৰে। কিছু সময় ধৈৰ্য ধৰাৰ পিছত দেখিবা যে বিপদৰ লেখমাত্ৰ। যিজনে দুখ দি আছে তেওঁ হয়তো তওবা কৰিব নতুবা তাৰ পতন ঘটিব আৰু শেষ হৈ যাব। খোদা তা'লাই কৈছে যে ধৈৰ্য ধাৰণকাৰীয়ে এনে পুৰস্কাৰ লাভ কৰিব যে তাৰ কোনো সীমা সংখ্যা নাই। আকৌ কৈছে যে বাস্তৱবাদী সকলে নিজৰ অৰ্থ সম্পদৰ ওপৰত ভৰসা কৰে কিন্তু খোদা কোনো দায়বদ্ধতাৰ অধীন নহয়। গতিকে নিজৰ আমল পৰিষ্কাৰ কৰা, অলস নহ'বা। এলেহুৱাই চয়তানৰ চিকাৰ হয়। সদায় তৌবাক জীয়াই ৰাখা, চাবা এয়া কেতিয়াও বিফল নহয়। সত্য তৌবা সৰ্বোত্তম বীজৰ দৰে যিয়ে সময়ত গৈ ফল লৈ আনে। মই আল্লাহ তা'লাৰ ফালৰ পৰা ধৈৰ্য বপনৰ নিমিত্তে প্ৰেৰিত হৈছো। তুমি তেওঁৰ নিমিত্তে দোৱা কৰা যাতে আল্লাহ তা'লা তাক হিদায়ত দান কৰে। গতিকে আমাৰ কৃতকাৰ্যতা তাতেই নিহিত আছে আমি যেন তেখেত (আঃ)ৰ আদৰ্শৰ ওপৰত চলিব পাৰো।

আকৌ কৈছে যে আমাৰ বিজয়ৰ অস্ত্ৰ হ'ল ইস্তেগফাৰ, তৌবা,দ্বীনি জ্ঞান অৰ্জন,খোদা তা'লাৰ মহত্বৰ ওপৰত নিৰ্ভৰ কৰা আৰু পাঁচ ওয়াক্ত নামাজ পঢ়া। গতিকে এয়াই হ'ল নচিহত, যি আমাৰ উন্নতিৰ মূল আধাৰ। হজৰত মছীহ মাওউদ (আঃ)ৰ কথা অনুযায়ী যদি আমি এই নচিহত বিলাকৰ ওপৰত মনোযোগ দিওঁ তেন্তে আমাৰ কৃতকাৰ্যতা নিশ্চিত। আমাৰ কৃতকাৰ্যতা ইনশা আল্লাহ নিশ্চিত কৰা হৈছে। যদি প্ৰত্যেক আহমদীয়ে নিজৰ নিজৰ দায়িত্ব চম্ভালি লয় তেন্তে বহু সমস্যাৰ সমাধান আমাৰ আচাৰ-আচৰণ আৰু দোৱাৰ জৰিয়তে উলাব। আল্লাহ তা'লা আমাক ধৈৰ্য আৰু দোৱা কৰাৰ তৌফিক দান কৰক আৰু তাৰ সন্তুষ্টি অৰ্জনৰ্থে এই কথাবোৰৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমীন-

الْحَمْدُ لِلَّهِ نَحْمَدُهُ وَنَسْتَعِينُهُ وَنَسْتَغْفِرُهُ وَتَوَكَّلْنَا بِهِ وَتَوَكَّلْ عَلَيْهِ وَنَعُوذُ بِاللَّهِ مِنْ شُرُورِ أَنْفُسِنَا
وَمِنْ سَيِّئَاتِ أَعْمَالِنَا مَنْ يَهْدِهِ اللَّهُ فَلَا مُضِلَّ لَهُ وَمَنْ يَضِلَّهُ فَلَا هَادِيَ لَهُ وَنَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ
وَنَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، عِبَادَ اللَّهِ رَحِمَهُ اللَّهُ إِنَّ اللَّهَ يَأْمُرُ بِالْعَدْلِ وَالْإِحْسَانِ وَإِيتَاءِ ذِي الْقُرْبَى
وَيَنْهَى عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ وَالْبَغْيِ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ أذْكُرُوا اللَّهَ يَذْكُرْكُمْ وَادْعُوهُ يُسْتَجِبْ
لَكُمْ وَلَذِكْرُ اللَّهِ أَكْبَرُ -

ASSAMESE KHULASA KHUTBA JUMA HUZUR ANWAR ^{aba} 28 APRIL 2023

BOOK POST (PRINTED MATTER)

TO,

.....
.....
.....

From: Ahmadiyya Circle Office, Abhayapuri M.G. Road W/n-IV, Bongaigaon Assam 783384. # 6000032598,9707110844